

H.S. 1st Year Unit Test, 2022

Subject : Logic & Philosophy

Total Marks : 50

Time : 2 Hours

1. Answer the following questions.

1×6 = 6

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(a) Logic is a Positive science/ Normative Science- Choose the correct option.?

তৰ্কবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান / আদৰ্শনিষ্ঠ বিজ্ঞান- শুদ্ধটো নিৰ্বাচন কৰা।

(b) The norm of logic is Truth/ Beauty/ Good. (Choose the correct option) ?

তৰ্কবিজ্ঞানৰ আদৰ্শ হ'ল- সত্যতা / সৌন্দৰ্য / শ্ৰেয়- শুদ্ধটো নিৰ্বাচন কৰা।

(c) Who was the author of the book 'An Essay Concerning human understanding' ?

'An Essay Concerning Human Understanding' গ্ৰন্থখনৰ লেখক কোন ?

(d) What is the etymological meaning of the word 'Philosophy'?

'Philosophy' শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ কি ?

(e) What is Inference ?

অনুমান কি ?

(f) What do you mean by variable ?

পৰিৱৰ্ত্য মানে কি বুজা ?

2. What is term?

2

পদ কি ?

3. What do you mean by proposition?

2

বচন মানে কি বুজা ?

4. Define Philosophy?

2

দৰ্শনৰ সংজ্ঞা দিয়া ?

5. What is Symbolic Logic ?

2

প্ৰতীকাত্মক তৰ্কবিজ্ঞান কি ?

6. How many Schools are there in Indian Philosophy?

2

ভাৰতীয় দৰ্শনৰ কেইটা সম্প্ৰদায় আছে ?

7. What are the branches of philosophy?

2

দৰ্শনৰ শাখাসমূহ কি কি ?

8. Write a short note on the utility of study of Logic ? 4
 তৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতাৰ ওপৰত এটি টোকা লিখা।
9. Dissuss the meaning and nature of Logic. 4
 তৰ্কবিজ্ঞানৰ অৰ্থ আৰু প্ৰকৃতি আলোচনা কৰা।
10. Explain the structure of proposition? 4
 বচনৰ গঠন সম্পৰ্কে ব্যাখ্যা কৰা।
11. Discuss the characteristics of symbolic logic 4
 প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
 Or (নাইবা)
 What are the uses of Symbols? Dicuss. 4
 প্ৰতীকৰ ব্যৱহাৰ সমূহ কি কি? আলোচনা কৰা
12. Write a note on the classification of Terms? 4
 পদৰ শ্ৰেণীবিভাগ সম্পৰ্কে এটা টোকা লিখা।
13. Discuss about the relation between denotation and connotation of terms. 6
 পদৰ বাচ্যৰ্থ আৰু বাচ্যৰ্থ আৰু লক্ষণাৰ্থ সম্পৰ্কে আলোচনা কৰা।
 Or (নাইবা)
 Mention six common characteristics of Indian Philosophy. 6
 ভাৰতীয় দৰ্শনৰ ছটা সাধাৰণ বৈশিষ্ট্য উল্লেখ কৰা।
14. Discuss about the scope and branches of Philosophy. 6
 দৰ্শনৰ পৰিসৰ আৰু শাখাসমূহ আলোচনা কৰা।